

প্ৰশ্ন পত্ৰ- 5
ভাগ ক- পঠন

মুঠ নম্বৰ -50

1. তলত দিয়া শব্দবোৰৰ 'ব' আৰু 'হ' আখৰত ঘেৰ দিয়ক—

1x4=4

(ব)

বৰষা

হিচাব




(হ)

হাতী




ম'হ

2. যিখন ছবিৰ প্ৰথম বৰ্ণটো 'ক' ৰে আৰম্ভ হয়, তাক 'ক' ৰ সৈতে আঁচ টানি
মিলাওক —

1x4=4



ক




3. 'ক' অংশৰ লগত 'খ' অংশ মিলাওক —

1x5=5

'ক' অংশ


'খ' অংশ




চৰাই



জাপি



ফুল



গামোচা



মকৰা

4. 'ক' অংশৰ বাক্যাংশৰ লগত 'খ' অংশৰ সঠিক বাক্যাংশ মিলাওক —

2x5=10

'ক' অংশ	'খ' অংশ
শীতকালত আমি	বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি।
জীয়াই থাকিবলৈ আমাক	অমূল্য প্ৰাকৃতিক সম্পদ।
অসম ৰাজ্যখন	উমাল গৰম কাপোৰ পিন্ধো।
মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক	আহাৰৰ প্ৰয়োজন।
পানী আমাৰ	জাতীয় নাটশালা বুলি কোৱা হয়।

5. তলৰ ছবিখনলৈ ভালকৈ মন কৰক আৰু ছবিখনত দেখা পোৱা যিকোনো চাৰিটা

বিষয়বস্তুৰ নামত ঘেৰ দিয়ক —

2x4=8



গৰু

হাঁহ

চাইকেল

ট্ৰেণ্টৰ

গাড়ী

গোহালি

নাৰিকল গছ

6. তলৰ পোষ্টাৰখন ভালদৰে পঢ়ক আৰু তলত উল্লেখ কৰা শুদ্ধ বাক্যত (✓)
আৰু অশুদ্ধ বাক্যত (✗) চিন দিয়ক — 3x3=9

সুস্থ জীৱন সুখী জীৱন



সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে
ব্যায়াম কৰা উচিত।



প্ৰতিদিনে 7-8 ঘণ্টা
টোপনি যাৰ লাগে।



সুস্বাস্থ্যৰ বাবে শাক-পাচলি
ফল-মূল, দুগ্ধজাতীয়
খাদ্য খাব লাগে।



প্ৰচুৰ পৰিমাণে
বিশুদ্ধ পানী
সেৱন কৰিব লাগে।

ক) সুস্থ জীৱনৰ বাবে ব্যায়ামৰ প্ৰয়োজন নাই।

খ) আমি সুস্বাস্থ্যৰ বাবে সেউজীয়া শাক-পাচলি খাব লাগে।

গ) সুস্বাস্থ্যৰ বাবে আমি দৈনিক যথেষ্ট পৰিমাণে শীতল পানীয়

জাতীয় বস্তু (পেপচি, ক'কা ক'লা ইত্যাদি) সেৱন কৰিব লাগে।

7. তলৰ গদ্যাংশ পঢ়ি শুদ্ধ বাক্যত (✓) আৰু অশুদ্ধ বাক্যত (X) চিন দিয়ক —
2x5=10

প্রদীপ এজন শান্ত স্বভাৱৰ ল'ৰা। তেওঁ নিতৌ বিদ্যালয়লৈ যায়। তেওঁৰ কিছুমান সু-অভ্যাস আছে। তেওঁ সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে। আহাৰ খোৱাৰ আগতে চাবোনেৰে হাত ধুই লয়। ঘৰ-দুৱাৰ পৰিপাটি কৰি ৰখাত মাকক সহায় কৰে। বিদ্যালয়ৰ চাফাই কামটো প্রদীপে আগভাগ লয়। ফটা কাগজ, গছৰ পাত আদি বুটলি নি নিৰ্দিষ্ট ঠাইত পেলায়। মাক দেউতাকৰ লগত শাক-পাচলিৰ বাগিচা পাতে। তেওঁ নিয়মীয়াকৈ শাক-পাচলি আৰু ফল-মূল খায় বাবে তেওঁৰ স্বাস্থ্য ভাল।

- ক) প্রদীপ এজন দুষ্টি স্বভাৱৰ ল'ৰা।
- খ) প্রদীপ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে।
- গ) আহাৰ খোৱাৰ আগতে প্রদীপে চাবোনেৰে হাত ধুই নলয়।
- ঘ) বিদ্যালয়ৰ চাফাই কামত প্রদীপে আগভাগ নলয়।
- ঙ) প্রদীপে নিয়মীয়াকৈ শাক-পাচলি আৰু ফল-মূল খায় বাবে
তেওঁৰ স্বাস্থ্য ভাল।

ভাগ খ- লিখন

মুঠ নম্বৰ -50

1. নিম্নলিখিত আখৰেৰে দুটাকৈ শব্দ গঠন কৰক —

2x3=6

হু _____


ট _____


ন _____

2. ছবি চাই নাম লিখক —


2x5=10











3. সঠিক শব্দ বাছি বাক্য সম্পূৰ্ণ কৰক—

2x4=8

আঁঠুৱা কচৰং জোনবিল গণতন্ত্ৰ

ক) নিয়মিত _____ কৰা স্বাস্থ্যৰ বাবে উপকাৰী।

খ) ভোটৰ সহায়ত _____ শক্তিশালী হ'ব।

গ) মহৰ পৰা ৰক্ষা পাবলৈ _____ ব্যৱহাৰ কৰক।

ঘ) _____ মেলা পাহাৰ-ভৈয়ামৰ সকলো লোকৰ মিলনৰ ভূমি।

4. নিম্নলিখিত শব্দৰে বাক্য ৰচনা কৰক—

3x3=9

ৰাতি _____

কিতাপ _____

উৎসৱ _____

5. আপোনাৰ গাঁওখনৰ বিষয়ে দুইশাৰী বাক্য লিখক —

1x2=2

6. তলত দিয়া ছবিখন চাই পাঁচশাৰী বাক্য লিখক —

3x5=15



ক) _____

খ) _____

গ) _____

ঘ) _____







ঙ) _____

ভাগ গ- সংখ্যা জ্ঞান

মুঠ নম্বৰ —50

1. গণনা কৰি মিলাওক —

1x6=6




	26
	5
	15
	10
	9
	17

2. সঠিক সংখ্যাৰে খালী ঠাই পূৰ কৰক —

1x5=5

2	_____	6	8	10
72	73	_____	75	76
26	29	32	_____	37
_____	30	42	54	_____

3. বাওঁফালে থকা ছবিখনৰ বং কৰা অংশৰ লগত সোঁফালে থকা ভগ্নাংশবোৰ মিলাওক — 1x3=3

	$2/4$
	$3/4$
	$1/3$

4. সমাধান কৰক—

$2x4=8$

ক) $75+19 = \underline{\hspace{2cm}}$

খ) $86 - 24 = \underline{\hspace{2cm}}$

গ) $36 \times 6 = \underline{\hspace{2cm}}$

ঘ) $75 \div 5 = \underline{\hspace{2cm}}$

5. ক) বাণীয়ে 230 টকাৰে চাউল আৰু 127 টকাৰে দাইল কিনিলে। তাই দোকানীক মুঠতে কিমান টকা দিলে? 4

খ) কমলে দৈনিক কাম কৰি 235 টকাকৈ উপাৰ্জন কৰে। যদি তেওঁ এসপ্তাহ কাম কৰে, তেতিয়া এসপ্তাহত তেওঁ মুঠ কিমান টকা উপাৰ্জন কৰিব? 4

6. তলৰ 24 ঘণ্টীয়া সময়ক 12 ঘণ্টীয়া সময়লৈ পৰিৱৰ্তন কৰক — $2 \times 4 = 8$

ক) 18.30 = _____


খ) 22.19 = _____

গ) 20.00 = _____

ঘ) 13.45 = _____

7. ঘড়ী চাই সময় লিখক —

$2 \times 4 = 8$



8. কেলেণ্ডাৰ চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখক —

$1 \times 4 = 4$

January 2025						
Sunday	Monday	Tuesday	Wednesday	Thursday	Friday	Saturday
			1	2	3	4
5	6	7	8	9	10	11
12	13	14	15	16	17	18
19	20	21	22	23	24	25
26	27	28	29	30	31	

ক) জানুৱাৰী মাহটো কোনটো বাৰত আৰম্ভ হৈছে? _____

খ) জানুৱাৰী মাহত কেইটা শুক্ৰবাৰ আছে? _____

গ) 31 জানুৱাৰীত কি বাৰ? _____

ঘ) 18 জানুৱাৰীটো মাহৰ কেই নম্বৰ শনিবাৰ? _____